

খোতবা জুমা

আঁহজৰত (ছাঃ)ৰ আল্লাহৰ প্ৰতি ভালপোৱাৰ ঈমান উদ্দীপক ঘটনাসমূহৰ বৰ্ণনা

ছৈয়দিনা হজৰত আমিবুল মোমিনিন খলিফাতুল মছীহ আল-খামিছ (আইঃ)য়ে ০৬
ফেব্ৰুৱাৰী ২০২৬ চনত মছজিদ মোবাবক ইছলামাবাদ ইউ.কেত প্ৰদান কৰা জুমাৰ
খোতবাৰ সাৰাংশ

أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ وَحْدَهُ لَا شَرِيكَ لَهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ أَمَّا بَعْدُ فَأَعُوذُ بِاللَّهِ
مِنَ الشَّيْطَانِ الرَّجِيمِ. بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ. الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ. الرَّحْمَنِ الرَّحِيمِ. مَلِكِ يَوْمِ
الدِّينِ. إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ. اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ. صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ
الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ.

তাছাছদ তাউজ আৰু ছুবা ফাতিহা পাঠৰ পিছত হজুৰ আনোৱাৰ (আইঃ)য়ে কৈছে, যিদৰে আল্লাই
আমাক কৈছে যে আঁহজৰত (ছাঃ) আমাৰ বাবে এক উত্তম আদৰ্শ আৰু প্ৰতিটো বিষয়তে তেখেত উত্তম
আদৰ্শ। বিগত খোতবাত তেখেত (ছাঃ)ৰ আল্লাহৰ সৈতে ভালপোৱাৰ প্ৰসংগত উল্লেখ কৰা হৈছিল।
আল্লাহৰ সৈতে ভালপোৱা অবিহনে উপাসনা সম্ভৱ নহয় আৰু আল্লাহৰ প্ৰতি প্ৰেম, উপাসনা অবিহনে হ'ব
নোৱাৰে। আল্লাহৰ সৈতে যদি প্ৰকৃত ভালপোৱা নাথাকে, তেন্তে প্ৰকৃত উপাসনাও হ'ব নোৱাৰে। আজি এই
বিষয়ে বিস্তাৰিতভাৱে উল্লেখ কৰা হ'ব।

আল্লাহ তা'লাই তেখেত (ছাঃ)ৰ ভালপোৱাৰ মৰ্যাদাক কোৰআন কৰিমত এইদৰে বৰ্ণনা কৰিছে, কুল
ইল্লা ছালাতি ওৱা নুছুকি ওৱা মাহইয়াইয়া ওৱা মামাতি লিল্লাহি ৰাববিল আলামিন। অৰ্থাৎ তুমি কোৱা,
মোৰ নামাজ, মোৰ কোৰবাণী, মোৰ মৰণ, মোৰ জীৱন কেৱল আল্লাহৰ বাবে, যিজন সমগ্ৰ বিশ্বৰ প্ৰতিপালক।
আল্লাহ তা'লাই তেখেত (ছাঃ)ক এই ঘোষণা কৰি আমাক এই মৰ্যাদা অৰ্জন কৰাৰ ফালে মনোযোগ আকৰ্ষণ
কৰিছে।

হজুৰ কৈছে, উপাসনা সন্দৰ্ভত আল্লাহ তা'লাই কোৰআন কৰিমত তেখেত (ছাঃ)ৰ যোগেদি আমাক অসংখ্য
নিৰ্দেশ প্ৰদান কৰি কৈছে, ওৱা মা খালাকতুল জিনা ওৱাল ইনছা ইল্লা লিইয়াবুদুন। মই জিন আৰু মানুহক
কেৱল মোৰ উপাসনাৰ বাবে সৃষ্টি কৰিছোঁ।

আন ঠাইত আল্লাহ তা'লাই কৈছে, ইয়া আয়যুহান্নাছু উবুদু ৰাববাকুমুল্লাজি খালাকাকুম ওৱাল্লাজিনা মিন

কাবলিকুম লাআল্লাকুম তাভাকুন। হে মানবজাতি! তোমালোকে সেই প্ৰভুৰ আৰাধনা কৰা যিজনাই তোমালোকক আৰু তোমালোকৰ পূৰ্বৰ লোকসকলকো সৃষ্টি কৰিছে, যাতে তোমালোকে আল্লাহৰ তালওৱা অৱলম্বন কৰিব পাৰা আৰু আল্লাহ তা'লাৰ সান্নিধ্য লাভ কৰিব পাৰা। গতিকে তাকওৱা অৱলম্বন কৰিবলৈ হলে আল্লাহৰ আৰাধনা কৰা আৰু আৰাধনাৰ মানদণ্ড উচ্চ কৰাটো অতি প্ৰয়োজনীয়।

হজুৰ আনোৱাৰ (আইঃ)য়ে কৈছে, আঁহজৰত (ছাঃ)য়ে যেতিয়া এই নিৰ্দেশনাৱলী আমাক প্ৰদান কৰিছে, তেতিয়া ইয়াৰ ওপৰত তেখেত (ছাঃ)য়ে নিজে পৰিচালিত হৈ দেখুৱাইছে, তাৰ পিছত আমাক মনোযোগ আকৰ্ষণ কৰি কৈছে যে প্ৰকৃত আনুগত্য আৰু অনুসৰণ তেতিয়াহে লাভ কৰিব পাৰিব, যেতিয়া আমি সেই মৰ্যাদালৈ উপনীত হোৱাৰ চেষ্টা কৰিম। তেখেত (ছাঃ)য়ে নিজৰ উশ্মতৰ বাবে যি দোৱা কৰিছিল, সেই দোৱাৰ ওপৰত দৃঢ় হৈ থাকিলে, আমি সফল হ'ব পাৰিম। যেতিয়া আমি সদায় তেখেত (ছাঃ)ৰ আদৰ্শ আৰু আদেশসমূহ আমাৰ সন্মুখত ৰাখি ইয়াৰ ওপৰত পৰিচালিত হোৱাৰ চেষ্টা কৰিম তেতিয়াহে আমি উপকৃত হ'ব পাৰিম।

হজুৰ আনোৱাৰ (আইঃ)য়ে কৈছে যে ইয়াৰ কিছু উদাহৰণ দাঙি ধৰিম। এটা বৰ্ণনাত আছে, হজৰত আয়শা (ৰাঃ)ৰ পৰা বৰ্ণিত যে নবী কৰিম (ছাঃ)য়ে কৈছে এনেকুৱা এখন চাদৰত নামাজ আদায় কৰিছিল, য'ত ছবি অংকিত আছিল। তেখেত (ছাঃ)য়ে সেই ছবিখনৰ ফালে এবাৰ দৃষ্টি দিছিল। যেতিয়া তেখেত (ছাঃ)য়ে নামাজ শেষ কৰিছিল তেতিয়া কৈছিল, মোৰ এই চাদৰখন আবু জহমৰ ওচৰলৈ লৈ যোৱা, আৰু তেওঁৰ পৰা এখন অংকিত নথকা চাধা চাদৰ লৈ আহা, কিয়নো এই আৰ্হি থকা চাদৰে মোক নামাজৰ পৰা ধ্যান বিচলিত কৰিছিল।

হজৰত জাফৰ বিন মহম্মদ (ৰাঃ)য়ে নিজৰ পিতৃক বৰ্ণনা কৰিছে যে আমি হজৰত আয়শা (ৰাঃ)ক সুধিছিলো, আপোনাৰ ঘৰত বহুলে কৰিম (ছাঃ)ৰ বিছনাখন কেনেকুৱা আছিল? তেতিয়া তেখেত (ৰাঃ)য়ে কৈছিল বিছনাখন চামৰাৰ আছিল, তাৰ ভিতৰত খেজুৰৰ আঁহ ভৰাই দিয়া হৈছিল। হজৰত হাফচা (ৰাঃ)ক সুধা হৈছিল যে আপোনাৰ ঘৰত বহুলে কৰিম (ছাঃ)ৰ বিছনাখন কেনেকুৱা আছিল? তেখেত (ৰাঃ)য়ে কৈছিল যে সেইটো উলৰ আছিল, তাত দুটা তৰপ লগাই দিয়া হৈছিল। হজুৰ (ছাঃ)য়ে তাতে টোপনি মাৰিছিল। এবাৰ মই ভাৱিলো যে তাত চাৰিটা তৰপৰ ব্যৱস্থা কিয় নকৰো, যাতে বিছনাখন আৰু অধিক আৰামদায়ক হয়। অৰ্থাৎ আমি তাত চাৰিটা তৰপৰ ব্যৱস্থা কৰিলোঁ, ৰাতিপূৱা তেখেত (ছাঃ)য়ে কৈছিল, তুমি ৰাতি কি বিছাই দিছিলি? মই কলো যে সেইটো আপোনাৰেই বিছনা আছিল, তাতে আমি কেৱল চাৰিটা তৰপৰ ব্যৱস্থা কৰিছিলোঁ, যাতে আপোনাৰ বাবে অধিক আৰামদায়ক হয়। তেখেত (ছাঃ)য়ে কৈছিল, ইয়াৰ আগতে যেনেকুৱা আছিল তেনেকুৱাই কৰি দিয়া। কিয়নো এইটো অধিক নৰম হোৱাৰ বাবে নামাজত বিঘ্নিত হৈ আছিল।

হজৰত মাআজ বিন জবল (ৰাঃ)য়ে বৰ্ণনা কৰিছে যে মই নবী কৰিম (ছাঃ)ৰ পিছফালে আৰোহীৰ ওপৰত বহি আছিলো। তেখেত (ছাঃ)য়ে কৈছিল, হে মাআজ বিন জবল! মই ক'লো মই উপস্থিত আছো হে আল্লাহৰ বহুল (ছাঃ)এইটো মোৰ সৌভাগ্য। তেখেত (ছাঃ)য়ে কৈছিল, তুমি জানানে যে আল্লাহৰ বান্দাসকলৰ ওপৰত অধিকাৰ কি? মই ক'লো আল্লাহ আৰু তাৰ বহুল (ছাঃ)য়ে উত্তম জানে। তেখেত (ছাঃ)য়ে কৈছিল, আল্লাহৰ বান্দাৰ ওপৰত এই অধিকাৰ আছে যে বান্দাই আল্লাহৰ আৰাধনা কৰিব আৰু আল্লাহৰ সৈতে কোনো অংশী নাপাতিব। ইয়াৰ পিছত তেখেত (ছাঃ)য়ে কিছু দূৰ আগবাঢ়ি গৈ কৈছিল, হে মাআজ বিন জবল! মই ক'লো, মই উপস্থিত আছো, হে আল্লাহৰ বহুল (ছাঃ)এইটো মোৰ সৌভাগ্য। তেখেত (ছাঃ)য়ে কৈছিল, তুমি জানানে বান্দাৰ আল্লাহৰ ওপৰত কি অধিকাৰ আছে? মই কলো, আল্লাহ

আৰু তাৰ বচুল (ছাঃ)য়ে উত্তম জানে। তেতিয়া তেখেত (ছাঃ)য়ে কৈছিল যে তেওঁ ভৃত্যসকলক শাস্তি নিদিব।

হজৰত মছীহ মাওউদ (আঃ)য়ে আঁহজৰত (ছাঃ)ৰ প্ৰশংসা কৰি কৈছে, যিদৰে তেখেত (ছাঃ) কোৰআন শ্বৰীফ প্ৰকাশৰ বাবে মনোনীত হৈছিল ঠিক সেইদৰে ছন্নত প্ৰতিষ্ঠা কৰাৰ বাবেও মনোনীত আছিল। যিদৰে কোৰআন শ্বৰীফ নিশ্চিত, সেইদৰে ধাৰাবাহিক ছন্নতো নিশ্চিত। এই দুয়োটা সেৱা আঁহজৰত (ছাঃ)য়ে নিজৰ হাতেৰে প্ৰতিষ্ঠা কৰিছে, দুয়োটাকে নিজৰ ফৰজ বুলি গণ্য কৰিছে। উদাহৰণস্বৰূপে, যেতিয়া নামাজৰ আদেশ দিয়া হৈছিল, তেতিয়া আঁহজৰত (ছাঃ)য়ে খোদা তা'লাৰ এই আদেশক মুকলিভাৱে নিজৰ কাৰ্যৰ জৰিয়তে পৰিচালিত হৈ দেখুৱাইছিল যে ফজৰৰ নামাজ ইমান ৰাকাত, মাগৰিবৰ নামাজ ইমান ৰাকাত আৰু বাকী নামাজসমূহ ইমান ৰাকাত। এইদৰে হজ্জ কৰি দেখুৱাইছে, ইয়াৰ পিছত নিজৰ দ্বাৰা হাজাৰ হাজাৰ চাহাবাসকলক এই আদেশসমূহ কাৰ্যক্ষেত্ৰত ৰূপায়ন কৰিবলৈ প্ৰেৰণা দিছে, এইদৰে ছন্নতৰ ধাৰাবাহিকতা দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।

হজৰত মুচলেহ মাওউদ (ৰাঃ)য়ে নামাজে তাহাজ্জুদৰ বিষয়ে কৈছে যে বচুলে কৰিম (ছাঃ)য়ে এই নফল নামাজৰ প্ৰতি ইমানে গুৰুত্ব দিছিল যে এই তাহাজ্জুদৰ নামাজ নফল হোৱা সত্ত্বেও লোকসকল এই নামাজ আদায় কৰিছে নে নাই সেই বিষয়ে চিন্তিত হৈছিল। চহৰৰ অলি-গলি আৰু বাটতে ঘূৰি ফুৰিছিল, যাতে জানিব পাৰে এই নফল নামাজ কোনে আদায় কৰিছে আৰু কোনে কৰা নাই। হজ্জৰ আনোৱাৰ (আইঃ)য়ে কৈছে যে আজিকালি যদি কোনোবাক সুখা হয় যে কিমান নামাজ পঢ়িছে, তেতিয়া বহুতে খং কৰি কয় যে এইটো আমাৰ ব্যক্তিগত বিষয়। কিন্তু আঁহজৰত (ছাঃ)য়ে নিজেই নামাজে তাহাজ্জুদৰ ওপৰত লক্ষ্য ৰাখিছিল।

এবাৰ এটা বৈঠকত হজৰত আব্দুল্লাহ বিন উমৰ (ৰাঃ)ৰ কথা উল্লেখ হৈছিল, তেতিয়া তেখেত (ছাঃ)য়ে কৈছিল, তেওঁ এজন ভাল মানুহ, কিন্তু চৰ্ত এইটো যে তেওঁ তাহাজ্জুদৰ নামাজ পঢ়িব। ইয়াৰ পিছত তেখেত (ছাঃ)য়ে কৈছিল যে আল্লাহ তা'লা এই পাৰ্থিৱ জগতত স্বামী স্ত্ৰীৰ ওপৰত দয়া কৰক। বাতি যদি স্বামীয়ে সাৰ পায়, তেন্তে তাহাজ্জুদৰ নামাজ পঢ়িব আৰু নিজৰ স্ত্ৰীক জগাই নামাজে তাহাজ্জুদ পঢ়িবলৈ ক'ব আৰু যদি সাৰ নাপায়, তেন্তে তাইৰ মুখত পানী ছটিয়াই জগাই দিব। এইদৰে যদি স্ত্ৰীয়ে বাতি সাৰ পায়, তেন্তে নামাজে তাহাজ্জুদ পঢ়িব আৰু নিজৰ স্বামীক জগাই তুলিব, যদি স্বামীয়ে সাৰ নাপায়, তেন্তে মুখত পানী ছটিয়াই দিব।

হজ্জৰ আনোৱাৰ (আইঃ)য়ে কৈছে, নামাজত বিনয় অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ প্ৰতি মানুহে চেপ্তা কৰা উচিত। এই সন্দৰ্ভত হজৰত মছীহ মাওউদ (আঃ)য়ে ইয়াৰ এটা পদ্ধতি কৈছে যে নামাজত নিজৰ অৱস্থা ক্ৰন্দনৰ দৰে বনাব, ইয়াৰ বাহ্যিক প্ৰভাৱ হৃদয়ত পৰে, তেতিয়া মানুহৰ ভিতৰত সত্য ক্ৰন্দন অৱস্থা সৃষ্টি হয়।

নবী কৰিম (ছাঃ)য়ে টোপনি যোৱাৰ আগতে আয়াতুল কুৰছি, ছুৰা এখলাচ, ছুৰা ফালাক আৰু ছুৰা নাছ, অৰ্থাৎ কোৰআন কৰিমৰ শেষৰ তিনিটা ছুৰা দিনিবাৰ পাঠ কৰি হাতত ফুক মাৰিছিল, ইয়াৰ পিছত নিজৰ শৰীৰৰ ওপৰত ফুৰাইছিল। মূৰৰ পৰা আৰম্ভ কৰি হাতখন য'লৈ গৈ পাইছিল তালৈ হাতখন ফুৰাইছিল।

হজ্জৰ আনোৱাৰ (আইঃ)য়ে কৈছে যে কিছুমান লোকে লিখে যে আমাক কোনো সৰু দোৱা বা জিকৰৰ বিষয়ে কওক যি আমি আবৃত্তি কৰিব পাৰো, যাতে আমাৰ মাজত নিষ্ঠা জন্মে আৰু আমাৰ পাপবোৰ মচি যায় আৰু আমি আল্লাহ তা'লাৰ সান্নিধ্য লাভ কৰিব পাৰো। প্ৰথম কথা হ'ল আল্লাহৰ আৰাধনা, অৰ্থাৎ ফৰজ

নামাজ। ইয়াৰ পিছত আল্লাহৰ স্মৰণ। আল্লাহৰ স্মৰণে মানুহক অধিক নিষ্ঠাৰ ফালে ধাৰিত কৰে। ইয়াৰ পিছত নিজৰ আচৰণ আৰু কৰ্ম কৰাটো প্ৰয়োজনীয়।

এটা বৰ্ণনাত উল্লেখ আছে যে তেখেত (ছাঃ)য়ে জোতা পিন্ধি নামাজ পঢ়িছিল। যেতিয়া উপযুক্ত বুলি গণ্য কৰিছিল, তেতিয়া এনেকুৱা কৰাটো প্ৰয়োজনীয় ভাৱিছিল। যদি জোতা পৰিষ্কাৰ হয় আৰু এনেকুৱা ঠাই য'ত লেতেৰা, তাত জোতা পিন্ধি নামাজ পঢ়িব পাৰে। তেখেত (ছাঃ)য়ে এনেকুৱা কাম কৰি উন্নতৰ বাবে ডাঙৰ অনুগ্রহ কৰিছে। উন্নতক ভৱিষ্যতৰ বাবে কষ্ট আৰু প্ৰদৰ্শনীয়তাৰ পৰা ৰক্ষা কৰিছে।

ৰছুলে কৰিম (ছাঃ)য়ে জামাতৰ সৈতে নামাজ পঢ়িবলৈ ইমানে গুৰুত্ব দিছিল যে এবাৰ তেখেত (ছাঃ)ৰ ওচৰত এজন অন্ধ ব্যক্তি তেখেত (ছাঃ)ৰ ওচৰত আহি এই নিবেদন কৰিছিল যে হে আল্লাহৰ ৰছুল (ছাঃ)! মোৰ ঘৰ মছজিদৰ পৰা বহু দূৰত, মই মছজিদলৈ অহাত বৰ কষ্ট পাও, সেই বাবে যদি আপুনি মোক অনুমতি দিয়ে, তেন্তে বৰষুণৰ দিনবোৰত মই নিজৰ ঘৰতেই নামাজ পঢ়িম। আঁহজৰত (ছাঃ)য়ে কৈছিল যে ঠিক আছে, ইয়াৰ পিছত অন্ধ ব্যক্তিজনে তাৰ পৰা গুচি যায়, কিছু সময় পিছত তেখেত (ছাঃ)য়ে চাহাবা (ৰাঃ)ক কৈছিল যে তেওঁক উভতাই লৈ আহঁক, যেতিয়া অন্ধ ব্যক্তিজনে উভতি আহিছিল, তেতিয়া তেখেত (ছাঃ)য়ে কৈছিল যে তোমাৰ ঘৰৰ পৰা আজানৰ শব্দ শুনা পোৱা নে? তেওঁ কৈছিল, হয়, আল্লাহৰ ৰছুল! আজানৰ শব্দ শুনা পাওঁ। তেখেত (ছাঃ)য়ে কৈছিল যদি নিজৰ ঘৰৰ পৰা আজানৰ শব্দ শুনা পোৱা, তেন্তে মছজিদলৈ আহিবা।

আল্লাহ তা'লা আমাক আল্লাহৰ উপাসনাৰ অধিকাৰ পালন কৰাৰ সৌভাগ্য দান কৰক আৰু তেখেত (ছাঃ)ৰ আদৰ্শৰ ওপৰত পৰিচালিত হোৱাৰ সৌভাগ্য দান কৰক।

الْحَمْدُ لِلَّهِ مُحَمَّدًا وَنَسْتَعِينُهُ وَنَسْتَغْفِرُهُ وَتُؤْمِنُ بِهِ وَنَتَوَكَّلُ عَلَيْهِ وَنَعُوذُ بِاللَّهِ مِنْ شُرُورِ أَنْفُسِنَا
وَمِنْ سَيِّئَاتِ أَعْمَالِنَا مَنْ يَهْدِهِ اللَّهُ فَلَا مُضِلَّ لَهُ وَمَنْ يُضِلَّهُ فَلَا هَادِيَ لَهُ وَنَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللَّهُ
وَنَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ، عِبَادَ اللَّهِ رَحِمَكَ اللَّهُ إِنَّ اللَّهَ يَأْمُرُ بِالْعَدْلِ وَالْإِحْسَانِ وَإِيتَاءِ ذِي الْقُرْبَى
وَيَنْهَى عَنِ الْفَحْشَاءِ وَالْمُنْكَرِ وَالْبَغْيِ يَعِظُكُمْ لَعَلَّكُمْ تَذَكَّرُونَ أذْكُرُوا اللَّهَ يَذْكُرْكُمْ وَادْعُوهُ يُسْتَجِبْ
لَكُمْ وَلِذِكْرِ اللَّهِ الْكَبِيرِ -

ASSAMESE KHULASA KHUTBA JUMA HUZUR ANWAR aba 6 FEB 2026

BOOK POST (PRINTED MATTER)

TO,

.....
.....
.....

NASHOR-O ISHAAT QADIAN, DIST GURDASPUR, 143516 PUNJAB